

# চীনৰ ৰাষ্ট্ৰপতিৰ বিশেষ দূতৰ প্ৰধান মন্ত্ৰীক সাক্ষাৎ ।

জুন ০৯, ২০১৪

আজি সন্ধিয়া প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ বিদেশ মন্ত্ৰী শ্ৰী ৱাং য়ি আৰু চীনৰ ৰাষ্ট্ৰপতি গৰাকীৰ বিশেষ দূত শ্ৰী শি জিনপিঙক গ্ৰহন কৰে । প্ৰধান মন্ত্ৰীয়ে তেওঁলৈ ৰাষ্ট্ৰপতি শিয়ে তেওঁৰ বিশেষ দূতৰ জৰিয়তে প্ৰেৰন কৰা মৌখিক বানীৰ প্ৰতি প্ৰশংসা ব্যক্ত কৰে । চীন চৰকাৰে এই বানীৰ দ্বাৰা ভাৰতৰ নতুন চৰকাৰৰ সৈতে সম্বন্ধ স্থাপন কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে মন্তব্য কৰে । বিশ্ব দৰবাৰত ভাৰতৰ ইতিবাচক ভূমিকা সম্বন্ধে যি ধাৰনা তাক এই বানীৰ দ্বাৰা পুনৰ নিশ্চিত কৰা হয় আৰু ভবিষ্যতৰ বাবে দুয়োদেশৰ দ্বিপাক্ষিক সম্বন্ধৰ দিশ নিৰ্ণয়ৰ অৰ্থে ভাৰতৰ পৰা চীনে আশা আৰু ইচ্ছা ব্যক্ত কৰিছে কাৰন দুয়োখন দেশে তেওঁলোকৰ নিজ দেশৰ বিকাশৰ সপোন সমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে প্ৰচেষ্টা কৰি আহিছে ।

চলিত বছৰৰ শেষৰ ফালে চীনৰ ৰাষ্ট্ৰপতি শি লৈ ভাৰতৰ নিমন্ত্ৰন সম্বন্ধে ৰাষ্ট্ৰপতিৰ বিশেষ দূত গৰাকীক প্ৰধান মন্ত্ৰীয়ে পুনৰ দোহাৰে । প্ৰধানমন্ত্ৰীয়েও সোনকালে চীন ভ্ৰমণৰ বাবে চীনৰ প্ৰধানমন্ত্ৰী শ্ৰী লী কে কিউইয়াংৰ আমন্ত্ৰন গ্ৰহন কৰে । দুয়োখন দেশৰ কূটনৈতিক ব্যৱস্থা সমূহৰ জৰিয়তে এই ভ্ৰমণ আৰু অন্যান্য বৈঠক সমূহ অনুষ্ঠিত কৰাৰ ব্যৱস্থা সম্পৰ্কে আৰু বহুমুখী শীৰ্ষ সন্মিলন সমূহত নেতা সকলৰ মতবিনিময়ৰ অৰ্থে কাষৰিয়া বৈঠক অনুষ্ঠিত কৰাৰ বিষয়ে প্ৰয়োজনীয় বন্দোবস্ত সমূহৰ বাবে দুয়ো দেশে সম্বন্ধ ৰক্ষা কৰি চলিব ।

বিকশিত এছিয়াৰ বাবে ভাৰত আৰু চীনৰ মাজত বৃহৎ আকাৰত  
সহযোগিতাৰ প্ৰচুৰ সম্ভাৱনা আছে বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ ভাৱে  
মত প্ৰকাশ কৰিছে । দুয়ো দেশে দুয়োদেশেৰ একে ধৰনৰ লাভালাভৰ  
উদ্দেশ্যে অৰ্থনৈতিক অংশীদাৰ হিচাপে বাণিজ্য আৰু বিনিয়োগ সম্বন্ধে  
একেলগে কাম কৰিব লাগিব । চুবুৰীয়া দেশ হিচাপে কেতবোৰ বিশেষ  
ক্ষেত্ৰ সমূহত দুয়ো দেশে একেলগে আগবাঢ়িব লাগিব ,তেনে ধৰনৰ বিশেষ  
ক্ষেত্ৰ সমূহ হল-সম্ভাসবাদৰ বিৰোধী একেলগে যুঁজিব লাগিব ,দুয়োদেশৰ  
মাজত পৌৰাণিক সভ্যতাৰ বংশনুক্ৰমে সম্প্ৰসাৰিতভাৱে ঐতিহাসিক আৰু  
বৌদ্ধিক সংস্পৰ্শ আজিও বহন কৰিছে আৰু সেয়ে দুয়ো দেশৰ মাজত  
প্ৰচণ্ডভাৱে সাংস্কৃতিৰ বিনিময়ৰ বাবে তৎপৰ হব লাগিব বুলি প্ৰধানমন্ত্ৰী  
গৰাকীয়ে গুৰুত্ব সহকাৰে মন্তব্য কৰে ।

নতুন দিল্লী

জুন ০৯,২০১৪